

শোণিতপুৰত খাৰিফ ধান ক্ৰয়ৰ প্ৰক্ৰিয়া আৰম্ভ

তেজপুৰ, ১৮ জানুৱাৰী: শোণিতপুৰ জিলাত ২০১৯-২০২০ খাৰিফ বজাৰ কৰণ বৰ্ষৰ (KMS) বাবে ধান ক্ৰয়ৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। শোণিতপুৰ জিলাৰ কৃষকসকলে তেওঁলোকৰ দ্বাৰা উৎপাদিত ধানৰ সঠিক মূল্য লাভ কৰাৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে শোণিতপুৰ জিলাৰ উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙৰ সভাপতিত্বত শোণিতপুৰ জিলা ধান ক্ৰয় কৰণ সমিতিৰ এখন সভা অলপতে উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়।

সভাত শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, দিগন্ত বৈশ্য, শোণিতপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত পৰাগ কুমাৰ কাকতি, শোণিতপুৰ জিলা পৰিষদৰ সভানেত্ৰী, জিলা কৃষি বিষয়া, ভাৰতীয় খাদ্য নিগমৰ এলেকা প্ৰৱন্ধক, জিলা পৰিবহন বিষয়া, জিলা সমবায় সমিতি সমূহৰ উপ-পঞ্জীয়ক, শোণিতপুৰ জিলা ক্ৰয়-বিক্ৰয় সমবায় সমিতিৰ বিষয়া সকলৰ লগতে অন্যান্য সদস্য আৰু বিভিন্ন ধান মিলৰ গৰাকী সকল উপস্থিত থাকে।

সভাত ২০১৯-২০২০ চনৰ খাৰিফ বজাৰ কৰণ বৰ্ষৰ (KMS) বাবে চৰকাৰৰ নিম্নতম সমৰ্থন মূল্যত কৃষকৰ পৰা ধান ক্ৰয় কৰা সম্পৰ্কত বিতংভাবে আলোচনা কৰা হয়। আলোচনামৰ্মে ইংৰাজী ১৭-০১-২০২০ তাৰিখৰ পৰা জিলা খনৰ ইতিমধ্যে ঘোষণা কৰা অনুসৰি ঢেকিয়াজুলি, বৰছলা আৰু জামগুৰীস্থিত তিনিখন ধান ক্ৰয় কেন্দ্ৰৰ জৰিয়তে জিলা খনৰ কৃষকসকলৰ পৰা নিম্নতম সমৰ্থন মূল্যত ক্ৰয় কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। উল্লেখযোগ্য যে, খাৰিফ বজাৰ কৰণ বৰ্ষৰ বাবে ভাৰতীয় খাদ্য নিগমে ২০,০০০ মেট্ৰিক টন আৰু অসম ৰাজ্যিক কৃষি বিপণন পৰিষদে ১২০০ মেট্ৰিক টন ধান ক্ৰয় কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ঘোষণা কৰা মতে সাধাৰণ মোটা ধান প্ৰতি কুইণ্টল ১৮১৫.০০ টকা আৰু মিহি ধান (গ্ৰেড-এ) প্ৰতি কুইণ্টল ১৮৩৫.০০ টকা নিম্নতম সমৰ্থন মূল্য হিচাপে নিৰ্ধাৰণ কৰা হৈছে।

সভাত গ্ৰহণ কৰা সিদ্ধান্তমৰ্মে ইচ্ছুক কৃষকসকলে তেওঁলোকৰ দ্বাৰা উৎপাদিত ধান ধান ক্ৰয় কেন্দ্ৰত বিক্ৰীৰ বাবে কৃষি উন্নয়ন বিষয়াৰ দ্বাৰা প্ৰতিস্বাক্ষৰিত প্ৰমাণপত্ৰ আৰু বেংক একাউণ্টৰ সৰ্বশেষ দাখিল কৰিব লাগিব। সভাত ধানত থাকিব লগীয়া আৰ্দ্ৰতাৰ পৰিমাণ ১৭ শতাংশ নিৰ্ধাৰণ কৰি ধান ক্ৰয়ৰ পূৰ্বে কৃষকসকলৰ দ্বাৰা উৎপাদিত ধানৰ গুণগত মান নিৰ্ণয়ৰ বাবে এক পৰীক্ষা কৰা হ'ব বুলিও সিদ্ধান্ত গ্ৰহণ কৰা হয়।

চৰকাৰৰ নীতি নিৰ্ধাৰণ মতে ক্ৰয় প্ৰক্ৰিয়াত সংশ্লিষ্ট সকলো পক্ষকে কৃষকৰ স্বার্থত সকলো প্ৰকাৰৰ সহায় সহযোগ আগবঢ়াবলৈ উপায়ুক্তই আহ্বান জনায়। উপায়ুক্তগৰাকীয়ে বিভাগীয় বিষয়ববীয়াসকলক কোনো মধ্যভোগীয়ে যাতে ধান ক্ৰয়ৰ প্ৰক্ৰিয়াটোত সোমাই কৃষকক তেওঁলোকৰ প্ৰাপ্যৰ পৰা বঞ্চিত কৰিব নোৱাৰে, তাৰ ওপৰত নজৰ ৰাখিবলৈ নিৰ্দেশ দিয়ে। তেনে ধৰণৰ কোনো ঘটনা সংঘটিত হ'লে কৃষক ৰাইজে অতিৰিক্ত উপায়ুক্ত পৰাগ কাকতি (৯৪৩৫১-৮০৫৫৭) নাইবা খাদ্য, অসামৰিক যোগানৰ উপ-সঞ্চালক ভৰত চন্দ্ৰ বৰদলৈ ক(৯৪৩৫০-০২২৩৭) নম্বৰত যোগাযোগ কৰি নিজ অভিযোগ দাখিল কৰিব পাৰিব বুলিও উল্লেখ কৰে।